

## North Lakhimpur College (Autonomous)

### অনলাইন পৰীক্ষা পৰিচালনাৰ বিধি, 2020

1. পৰীক্ষাৰ ফৰ্ম পূৰাওঁতে অনলাইন বিকল্প নিৰ্বাচন কৰা ষষ্ঠ ষাণ্মাসিক (নিয়মীয়া)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা অনলাইন ভিত্তিত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ তাৰিখ আৰু সময় নিৰ্ধাৰিত সূচী মতে অনুষ্ঠিত হ'ব।
2. প্ৰশ্নসমূহ চমু, ৰচনাধৰ্মী আৰু বিশ্লেষণধৰ্মী হ'ব।
3. পৰীক্ষাৰ আৰম্ভণিৰ সময়ত কমন অনলাইন পৰ্টেলৰ পৰা প্ৰশ্নকাকত ডাউনলোড কৰি ল'ব লাগিব।
4. পৰীক্ষাৰ্থীসকলে A4 আকাৰৰ কাকতত উত্তৰ লিখিব লাগিব, সৰ্বাধিক পৃষ্ঠাৰ সংখ্যা 10 হ'ব লাগিব আৰু প্ৰতিটো পৃষ্ঠাৰ ওপৰত সোঁফালে কোণত স্পষ্টকৈ পৃষ্ঠাৰ নম্বৰ লিখিব লাগিব।
5. প্ৰথম পৃষ্ঠাত পৰীক্ষাৰ্থীয়ে তেওঁৰ ৰোল নম্বৰ, **Core Course** (বিষয়)ৰ নাম, প্ৰশ্নকাকতৰ কোড, কাকতৰ নাম, ষাণ্মাসিকৰ নাম, তাৰিখ, সময় স্পষ্টকৈ লিখিব লাগিব। অন্যথা তেওঁলোকৰ মূল্যায়ণ কৰা নহ'ব। এইসমূহ পৰীক্ষা আৰম্ভ হোৱাৰ আগতে সঠিকভাৱে কৰিব লাগিব।
6. উত্তৰ লিখিবলৈ কেৱল ক'লা ৰঙৰ চিয়াহীহে ব্যৱহাৰ কৰিব লাগিব। অন্য ৰঙৰ চিয়াহীয়ে লিখাটো অনুমতি দিয়া নহ'ব আৰু ব্যৱহাৰ কৰিলে উত্তৰসমূহ কৰ্তন কৰা হ'ব।
7. পৰীক্ষাৰ্থীসকলে নিজৰ হাতৰ আখৰেৰে উত্তৰসমূহ লিখিব লাগিব, অন্যথা মূল্যায়ণ কৰা নহ'ব। ছপা আখৰৰ উত্তৰ বহী গ্ৰহণ কৰা নহ'ব।
8. প্ৰতিখন প্ৰশ্নকাকতৰ উত্তৰ লিখিবৰ বাবে 2 ঘণ্টা সময় আৰু সৰ্বাধিক 50 নম্বৰ নিৰ্ধাৰণ কৰা হৈছে। উত্তৰ বহীৰ স্কেনিং আৰু আপলোডৰ বাবে অতিৰিক্ত এঘণ্টা সময় বান্ধি দিয়া হৈছে। সেইবাবে পৰীক্ষাৰ্থীসকলে উত্তৰ লিখি জমা দিয়ালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো 3 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

9. পৰীক্ষাৰ উত্তৰ লিখি শেষ কৰাৰ পিছত, পৰীক্ষার্থীয়ে তেওঁলোকৰ উত্তৰ বহীৰ পৃষ্ঠাসমূহ ক্ৰম অনুসাৰে স্কেন কৰিব লাগিব আৰু পৰাপক্ষত এটা **PDF** format ত ছেভ কৰিব লাগিব আৰু ফাইলটোৰ এটা স্পষ্ট নাম দিব লাগিব। ফাইলটোৰ নাম এনেকৈ দিব লাগিব...

**Semester – Roll No - Subject - Course code**

*e.g: 6<sup>th</sup> sem17BS029PHY-CT-3-PHY-601*

10. পৰীক্ষার্থীসকলে সাৱধান হ'ব লাগিব যাতে তেওঁলোকৰ উত্তৰসমূহ স্পষ্টকৈ ধৰিব পৰা হয়। স্পষ্টকৈ স্কেনিং কৰাটো পৰীক্ষার্থী দায়বদ্ধতা বুলি বিবেচনা কৰা হ'ব।
11. এবাৰ আপলোড কৰা পৰীক্ষাবহীৰ **PDF** ফাইল পৰৱৰ্তী সময়ত সলনি কৰিব নোৱাৰিব।
12. নিৰ্ধাৰিত সময়ৰ পিছত কোনো পৰীক্ষার্থীয়ে উত্তৰ বহী জমা দিব নোৱাৰিব।
13. আপলোড কৰাৰ পিছত উত্তৰ বহীসমূহ ক্ৰমানুসাৰে গাঁঠি লৈ এটা খামৰ ভিতৰত ৰাখিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বাবে কলেজ পুনৰ খোলাৰ পিছত সকলোবোৰ তেওঁলোকৰ বিভাগীয় মুৰব্বীৰ হাতত জমা দিব লাগিব।
14. ধীৰ আৰু দুৰ্বল নেটৱৰ্কৰ বাবে কলেজ কৰ্তৃপক্ষ দায়বদ্ধ নহ'ব।
15. প্ৰশ্নকাকত ডাউনলোড আৰু উত্তৰবহী জমা দিবৰ বাবে অনলাইন পৰ্টেল অতি সোনকালে ঘোষণা কৰা হ'ব।
16. অনলাইন পৰীক্ষাৰ বিষয়ে অৱগত হ'বৰ বাবে বাবে এটা ম'ক টেষ্ট সম্পাদন কৰা হ'ব। এই ম'ক টেষ্টৰ তাৰিখ আৰু সময়ৰ বিষয়ে অতি সোনকালে জাননী দিয়া হ'ব।

অধ্যক্ষ

তাৰিখঃ 15/09/2020

নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)